

## Obadiah ওবাদিয়া

### ওবাদিয়া ভাববাদীৰ পুস্তক । ওবাদিয়াৰ দৰ্শন

#### ইদোমৰ বিনাশ ।

১ ওবাদিয়াৰ দৰ্শন। পৰভু যিহোৱাই ইদোমৰ বিষয়ে চিত্ৰা কৰি ক'লে: আমি যিহোৱাৰ পৰা বাৰ্ভতা শুনিলাঁ, আৰু দেশীবাসীৰ মাজলৈ এজন ৰাজদূত পঠালো। তেওঁ কৈছিল, “উঠা, তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোক উঠা।” ২ চোৱা, মই তোমাক দেশীবাসীৰ মাজত সৰু কৰিম; আৰু তোমাক অতিশয় হেয়জ্ঞান কৰা হ'ব।

৩ উচ্চস্থানত শিলৰ গুহাত বাস কৰা জনৰ মনৰ অহংকাৰে তেওঁক পৰবঞ্চনা কৰিলে। কোনে তোমাৰ মনত কয়, “কোনে মোক মাটিলৈ নমাৰ?” ৪ যিহোৱাই কৈছে, তুমি ঈগল পক্ষীৰ দৰে ওপৰলৈ উৰিলেও, আৰু তোমাৰ বাঁহ তৰাবোৰৰ মাজত স্থাপিত হ'লেও, মই তাৰ পৰা তোমাক নমাই আনিম।

৫ তোমাৰ ওচৰলৈ যদি ৰাতি চোৰ বা ডকাইত আহে, তেনেহ'লে (তোমাক কিদৰে উচ্ছন্ন কৰা হৈছে!) তেওঁলোকে কেৱল নিজৰ বাবে যথেষ্ট পৰিমাণে চুৰ কৰিব নে? যদি তোমাৰ ওচৰলৈ দৰাফাগুটি চাপোৱাসকল আহে তেনেহ'লে তেওঁলোকে সংগ্ৰহ কৰা দৰাফাগুটিৰ অৱশিষ্ট নাৰাখিব নে? ৬ এচৌৰ সম্পত্তি কেনেকৈ লুট কৰা হৈছিল, আৰু তেওঁৰ গুপ্ত ধনবোৰ কেনেকৈ অনুসন্ধান কৰি উলিওৱা হৈছিল!

৭ তোমাৰ সৈতে সমন্ধ স্থাপন কৰা লোকসকলে তোমাক নিজৰ বাটে সীমালৈকে পঠিয়াব। তোমাৰ সৈতে মিলেৰে থকা লোকসকলে তোমাক পৰবঞ্চনা কৰিলে, আৰু তোমাৰ বিৰুদ্ধে অধিক প্ৰভাৱশীল হ'ল। তোমাৰ আহাৰ খোৱা লোকসকলে তোমাৰ বাবে ফাদ পাতে। ইদোমৰ একো বিবেচনা শক্তি নাই। ৮ যিহোৱাই কৈছে, সেই দিনা মই ইদোমৰ জ্ঞানী লোকসকলক ধ্বংস নকৰিম নে, আৰু এচৌৰ পৰ্বতৰ পৰা বিবেচনা দূৰ নকৰিম নে? ৯ হে তৈমন, তোমাৰ লোকসকল

আতঙ্কিত হ'ব, সেয়ে সকলো লোকক এচৌৰ পৰ্বতৰ পৰা হত্যা কৰাৰ দ্বাৰাই উচ্ছন্ন কৰা হ'ব।

১০ তোমাৰ ভাই যাকোবক কৰা অত্যাচাৰৰ বাবে তুমি লাজত পৰিবা, আৰু তুমি সব্বকালৰ বাবে উচ্ছন্ন হবা। ১১ সেই দিনা তুমি আঁতৰি থাকিবা, আৰু অচিনাকী লোকে তেওঁৰ ধন-সম্পত্তি লৈ যাব। বিদেশীসকলে তেওঁৰ দুৱাৰত প্ৰবেশ কৰি, যিৰূচালেমৰ বাবে চিঠী খেলাব, আৰু তেওঁলোকৰ দৰে তুমিও এজন হ'বা।

১২ কিন্তু তোমাৰ ভায়েৰাৰ বিপদৰ সময়ত তুমি নাহাঁহিবা। যিহূদাৰ লোকসকলৰ বিনাশৰ দিনত তেওঁলোকৰ ওপৰত আনন্দ নকৰিবা; আৰু তেওঁলোকৰ যন্ত্ৰনাৰ দিনত গৰু নকৰিবা। ১৩ তুমি মোৰ লোকসকলৰ দুৰ্যোগৰ সময়ত তেওঁলোকৰ নগৰৰ দুৱাৰত নোসোমাবা; এনে কি, তেওঁলোকৰ বিপদৰ সময়ত তেওঁলোকৰ ক্লেশত উল্লাসিত নহ'বা। তেওঁলোকৰ ধ্বংসৰ সময়ত তেওঁলোকৰ ধন-সম্পত্তি লুট নকৰিবা। ১৪ তুমি পলাতক লোকসকলক উচ্ছন্ন কৰিবলৈ চাৰিআলিত থিয় নহবা, আৰু যন্ত্ৰণাৰ সময়ত তেওঁৰ অৱশিষ্ট লোকসকলক শোধাই নিদিবা।

১৫ যিহোৱাৰ দিন দেশবাসী সকলৰ বাবে ওচৰ চাপিছে। তুমি কৰাৰ দৰেই, তোমালৈ কৰা হ'ব, আৰু তুমি কৰা কাৰ্যৰ প্ৰতিফল তোমাৰ মূৰত পৰিব। ১৬ কাৰণ মোৰ পৰিৎৰ পৰ্বতত তোমালোকে পান কৰাৰ দৰে, সকলো দেশবাসী সকলে অবিৰামভাৱে পান কৰিব। তেওঁলোকে পান কৰিব আৰু গিলিব, আৰু তেওঁলোকে কেতিয়াও খাবলৈ নোপোৱাৰ দৰে খাব।

### ইস্ৰায়েলৰ মঙ্গল।

১৭ কিন্তু ৰক্ষা পোৱাসকল চিয়োন পৰ্বতত থকিব, আৰু সেয়ে পৰিৎৰ হ'ব; আৰু যাকোবৰ বংশই তেওঁলোকৰ নিজৰ সম্পত্তি অধিকাৰ কৰিব। ১৮ যাকোবৰ বংশ অগ্নি, আৰু যোচেফৰ বংশ অগ্নিশিখা, আৰু এচৌৰ বংশ নৰাৰ দৰে হ'ব; আৰু তেওঁলোকে সেইবোৰ জ্বলাব, আৰু গ্ৰাস কৰিব। এচৌৰ বংশত কোনো অৱশিষ্ট নাথাকিব; কাৰণ যিহোৱাই ইয়াক কৈছিল।

১৯ আৰু দক্ষিণ অঞ্চলত লোকসকলে এচৌৰ পৰ্বত অধিকাৰ কৰিব, আৰু নিম্নভূমিৰ লোকসকলে ফিলিষ্টীয়া সকলৰ দেশ অধিকাৰ কৰিব। তেওঁলোকে ইফ্ৰয়িমৰ আৰু চমৰিয়াৰ ভূমি অধিকাৰ কৰিব; আৰু বিন্যামীনীয়া লোকসকলে গিলিয়দ অধিকাৰ কৰিব।

২০ ইশ্বায়েলী লোকসকলৰ বন্দীস্থত থকা সৈন্যসমূহে কনানীয়াৰ পৰা চফাৰদলৈকে অধিকাৰ কৰিব; আৰু চাফৰদত থকা যিবুচালেমৰ বন্দীলোকসকলে দক্ষিণ অঞ্চলৰ নগৰবোৰ অধিকাৰ কৰিব। ২১ এচৌৰ পৰ্বতৰ বিচাৰ কৰিবলৈ উদ্ধাৰকৰ্তাসকলে চিয়োন পৰ্বতত উঠিব; আৰু ৰাজ্য যিহোৱাৰ হ'ব।

## অসমীয়া বাইবেল

The Indian Revised Version Holy Bible in the Assamese Language of  
India

copyright © 2017, 2018 Bridge Connectivity Solutions

Language: অসমীয়া (Assamese)

Dialect: Standard

Translation by: Bridge Connectivity Solutions

Status of the project:

- Stage 1 - Initial Drafting by Mother Tongue Translators -- Completed
- Stage 2 - Community Checking by Church -- Completed
- Stage 3 - Local Consultant (Theologian/Linguist) Checking -- Completed
- Stage 4 - Church Network Leaders Checking -- Completed
- Stage 5 - Further Quality Checking -- In Progress

This translation is made available to you under the terms of the Creative Commons Attribution Share-Alike license 4.0.

You have permission to share and redistribute this Bible translation in any format and to make reasonable revisions and adaptations of this translation, provided that:

You include the above copyright and source information.

If you make any changes to the text, you must indicate that you did so in a way that makes it clear that the original licensor is not necessarily endorsing your changes.

If you redistribute this text, you must distribute your contributions under the same license as the original.

Pictures included with Scriptures and other documents on this site are licensed just for use with those Scriptures and documents. For other uses, please contact the respective copyright owners.

Note that in addition to the rules above, revising and adapting God's Word involves a great responsibility to be true to God's Word. See Revelation 22:18-19.

2018-11-26

---

PDF generated using Haiola and XeLaTeX on 14 Oct 2019 from source files dated 27 Nov 2018

1e228d69-d6f5-5171-b1af-4f5bccdf9ed9